


পৃষ্ঠকালি আৰু আয়তন (Surface Areas and Volumes)


ত্ৰিয়োদশ
অধ্যায়

13.1. অৰতাৰণা (Introduction) :


নৱম শ্ৰেণীৰ পৰা তোমালোক কিছুমান গোটাবস্তু যেনে— চৌপল বা আয়তীয় ঘনক (cuboid), শংকু (cone), বেলন (cylinder) আৰু গোলক (sphere) (চিৰ 13.1) ব সৈতে পৰিচিত। তোমালোকে এইটোৱো শিকিছা যে কেনেকৈ সেইবোৰৰ পৃষ্ঠকালি আৰু আয়তন নিৰ্ণয় কৰা হয়।




(i)



(ii)



(iii)




(iv)

চিৰ 13.1

আমাৰ দৈনন্দিন জীৱনত আমি বহুতো গোটাবস্তুৰ মুখ্যামুখি হওঁ যি ওপৰত দেখুওৱা প্ৰাথমিক গোটাবস্তুৰ দুটা বা ততোধিক বস্তুৰ সংমিশ্ৰণেৰে গঠিত।

তোমালোকে ঐত্যুৎপৰা আনঠাইলৈ তেল বা পানী কঢ়িওৱা ট্ৰাকৰ পিছফালে সংযুক্ত পাত্ৰসহ একোখন ট্ৰাক নিশ্চয় দেখিছা (চিৰ 13.2)। এই পাত্ৰটো ওপৰত দেখুওৱা চাৰিবিধি প্ৰাথমিক গোটা বস্তুৰ কোনোৱা বিধত পৰেনে? তোমালোকে




চিৰ 13.2

অনুমান কৰিব পাৰিবা যে এইটো এটা বেলন আৰু দুয়োমূৰত দুটা অর্ধগোলকেৰে গঠিত।

আকৌ, তোমালোকে চিত্ৰ- 13.3 দেখুওৱাৰ দৰে একোটা

বস্তু নিশ্চয় দেখিছা। ইয়াৰ নাম ক'ব পাৰিবানে? এটা পৰীক্ষা
নলী, শুন্দ। তোমালোকৰ বিজ্ঞানৰ পৰীক্ষাগাবত ইয়াৰ
ব্যৱহাৰ পাৰা। এই নলীটোৱো এটা বেলন আৰু এটা
অর্ধগোলকৰ সংমিশ্ৰণ। একেদৰে, যেতিয়া তোমালোকে
ফুৰিবলৈ যোৱা তেতিয়া কিছুমান ডাঙুৰ আৰু সুন্দৰ বিল্ডিং
বা স্থূতি সৌধ দেখিবা যিটো ওপৰত দিয়া গোটা বস্তুবোৰৰ
সংমিশ্ৰণ।




চিত্ৰ 13.3

যদি কোনো কাৰণত তোমালোকে এনেবোৰ বস্তুৰ
পৃষ্ঠকালি বা আয়তন, বা ধাৰণক্ষমতা নিৰ্গয় কৰিবলৈ বিচাৰা, তেন্তে এইটো কেনেকৈ কৰিবা?
তোমালোকে ইতিমধ্যে পঢ়ি অহা কোনোবিধি গোটাৰবস্তুৰ লগত ইয়াক শ্ৰেণীবিভক্ত কৰিব পৰা নাযায়।

এই অধ্যায়ত, তোমালোকে দেখিবা কেনেকৈ এনেবোৰ বস্তুৰ পৃষ্ঠকালি আৰু আয়তন নিৰ্গয়
কৰিব পাৰি।

13.2. গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালি (Surface Area of a Combination of Solids) :

চিত্ৰ 13.2 ত দেখা পাৰিবো বিবেচনা কৰা হওক। এনে এটা গোটা বস্তুৰ পৃষ্ঠকালি কেনেকৈ নিৰ্গয়
কৰিব? যেতিয়া আমি নতুন সমস্যাৰ সন্মুখীন হওঁ, আমি প্ৰথমে ইতিমধ্যে আমি সমাধান কৰা সৰু
সমস্যালৈ ইয়াক পৰিৱৰ্তিত কৰিব পাৰি নে নাই চাওঁ। আমি দেখোঁ যে, এই গোটাৰবস্তুটো এটা বেলন
দুয়োমূৰত দুটা অর্ধগোলক লগাই গঠন কৰা হৈছে। এইটো চিত্ৰ 13.4 ত দেখুওৱাৰ দৰে আটাইকেইটা
টুকুৰা একেলগ কৰি পোৱা যায়।



চিত্ৰ 13.4

যদি আমি নতুনকৈ গঠন কৰা বস্তুটোৰ পৃষ্ঠকালি বিবেচনা কৰোঁ, আমি দেখা পাম, মাত্ৰ দুটা
অর্ধগোলকৰ বক্ৰ পৃষ্ঠকালি আৰু এটা বেলনৰ বক্ৰপৃষ্ঠকালি।

সেইবাবে নতুন গোটাৰবস্তুটোৰ মুঠ পৃষ্ঠকালি হ'ল প্ৰত্যেকটো অংশৰ পৃথকভাৱে পোৱা বক্ৰ
পৃষ্ঠকালিৰ সমষ্টি। ইয়াৰপৰা পাওঁ


নতুন গোটাৰবস্তুৰ মুঠ পৃষ্ঠকালি (TSA) = এটা অর্ধগোলকৰ বক্ৰ পৃষ্ঠকালি (CSA) + বেলনৰ

বক্র পৃষ্ঠকালি (CSA) + আনটো অর্ধগোলকৰ বক্র পৃষ্ঠকালি (CSA)

য'ত TSA, CSA হ'ল ক্রমে “মুঠ পৃষ্ঠকালি” আৰু “বক্র পৃষ্ঠ কালি”।

এতিয়া আমি অন্য এটা অৱস্থা বিবেচনা কৰোহক। ধৰা হ'ল আমি এটা অর্ধগোলক আৰু এটা শংকু একেলগ কৰি এটা পুতলা নিৰ্মাণ কৰিছোঁ। আমি কি কি ঢাপ অতিক্ৰম কৰিব লাগে তাক চোৱা হওঁক।

প্ৰথমে আমি এটা শংকু আৰু এটা অর্ধগোলক লওঁ আৰু সিহঁতৰ সমতল পৃষ্ঠ দুটা লগ লগাওঁ। ইয়াত অৱশ্যেই আমি শংকুটোৰ ভূমি ব্যাসাৰ্ধ আৰু অর্ধগোলকৰ ব্যাসাৰ্ধ একেভাৱে লওঁ আৰু যাতে পুতলাটো মসৃণ পৃষ্ঠৰ হয়। সেইবাবে ঢাপকেইটা চিত্ৰত (13.5) দেখুৱাৰ দৰে পাওঁ।



চিত্ৰ 13.5

আমাৰ প্ৰচেষ্টাৰ শেষত আমি এটা সুন্দৰ গোলক তলৰ এটা পুতলা পালো। এতিয়া যদি আমি পুতলাটোৰ পৃষ্ঠ বৎ কৰিবলৈ কিমান বঙ্গৰ আৱশ্যক হ'ব তাক জানিব খোজোঁ, কি কথা আমি জানিব লাগিব? আমি পুতলাটোৰ পৃষ্ঠ কালি জানিব লাগিব, যিটো অর্ধগোলক CSA আৰু শংকুটোৰ CSA ৰে গঠিত।


সেইবাবে, আমি ক'ব পাৰোঁ—

পুতলাটোৰ মুঠ পৃষ্ঠকালি = অর্ধগোলকৰ CSA + শংকুৰ CSA।

এতিয়া, কিছুমান উদাহৰণ বিবেচনা কৰাহওঁক—

উদাহৰণ ১ : বছিদে তাৰ জন্মদিনৰ উপহাৰস্বৰূপে এটা খেলাৰ লাটুম পালে। আচৰিতভাৱে তাৰ কোনো ৰং নাছিল। সি এইটো বউলীন পেঞ্চলেৰে (crayon) ৰং কৰিব বিচাৰিলে। লাটুমটোৰ আকৃতি এটা শংকুৰ ওপৰত এটা অৰ্ধগোলকেৰে গঠিত (চিত্ৰ 13.6)। গোটেই লাটুমটোৰ উচ্চতা 5 চে.মি. আৰু ইয়াৰ ব্যাস 3.5 চে.মি.। সি ৰং কৰিবলগীয়া ক্ষেত্ৰ কালি

নিৰ্ণয় কৰা। ($\pi = \frac{22}{7}$ লোৱা)



চিত্ৰ 13.6

সমাধান : এই লাটুমটো সম্পূর্ণবাপে চিৰি 13.5 ত ব্যাখ্যা কৰা বন্দটোৰ সৈতে একে।
সেয়ে, আমি তাত পোৱা ফলাফলটো সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ।
সেয়া হ'ল—

$$\text{লাটুমটোৰ TSA} = \text{অৰ্ধগোলকৰ CSA} + \text{শংকুৰ CSA}$$

$$\begin{aligned}\text{এতিয়া অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি (CSA)} &= \frac{1}{2}(4\pi r^2) = 2\pi r^2 \\ &= \left(2 \times \frac{22}{7} \times \frac{3.5}{2} \times \frac{3.5}{2} \right) \text{বৰ্গ চে.মি.}\end{aligned}$$

$$\text{আকৌ, শংকুটোৰ উচ্চতা} = \text{লাটুমটোৰ উচ্চতা} - \text{অৰ্ধগোলকৰ উচ্চতা} (\text{ব্যাসাদ্বি})$$

$$\begin{aligned}&= \left(5 - \frac{3.5}{2} \right) \text{ চে.মি.} \\ &= 3.25 \text{ চে.মি.}\end{aligned}$$

$$\begin{aligned}\text{সেয়ে শংকুৰ হেলনীয়া উচ্চতা } (l) &= \sqrt{r^2 + h^2} \\ &= \sqrt{\left(\frac{3.5}{2}\right)^2 + (3.25)^2} \text{ চে.মি.} \\ &= 3.7 \text{ চে.মি. (প্রায়)}\end{aligned}$$

$$\text{গতিকে, শংকুৰ CSA} = \pi r l = \left(\frac{22}{7} \times \frac{3.5}{2} \times 3.7 \right) \text{বৰ্গ চে.মি.}$$


গতিকে লাটুমটোৰ পৃষ্ঠকালি

$$\begin{aligned}&= \left(2 \times \frac{22}{7} \times \frac{3.5}{2} \times \frac{3.5}{2} \right) \text{বৰ্গ চে.মি.} + \left(\frac{22}{7} \times \frac{3.5}{2} \times 3.7 \right) \text{বৰ্গ চে.মি.} \\ &= \frac{22}{7} \times \frac{3.5}{2} (3.5 + 3.7) \text{ বৰ্গ চে.মি.} \\ &= \frac{11}{2} \times (3.5 + 3.7) \text{ বৰ্গ চে.মি.} \\ &= 39.6 \text{ বৰ্গ চে.মি. (প্রায়)}\end{aligned}$$

তোমালোকে মন কৰিবা যে, 'লাটুমটোৰ মুঠ পৃষ্ঠকালি', শংকুৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকটোৰ পৃষ্ঠ কালিৰ সমষ্টি নহয়।

উদাহরণ ২ : চিৰি 13.7 ত দুটা গোটাবস্তু— এটা ঘনক আৰু
এটা অৰ্ধগোলকৰে নিৰ্মাণ কৰা এটা নক্কাৰ ভূমি 5 চে.মি.,
কাষৰ এটা ঘনক আৰু ইয়াৰ ওপৰত লগাই থোৱা অৰ্ধগোলকৰ
ব্যাস 4.2 চে.মি। নক্কাটোৰ মুঠ পৃষ্ঠকালি নিৰ্গয় কৰা। (ধৰা,
বৰ্গ চে.মি. = $\frac{22}{7}$)

$$\text{সমাধান : } \text{ঘনকৰ মুঠ পৃষ্ঠকালি} = 6 \times (\text{কাষ})^2 = 6 \times 5 \times 5
= 150 \text{ বৰ্গ চে.মি.}$$



চিৰি 13.7


মন কৰা যে, ঘনকৰ যি অংশত অৰ্ধগোলকটো লগাই থোৱা
আছে সেইয়া পৃষ্ঠ কালিত অন্তঃভুক্ত নহয়।

$$\begin{aligned}\text{গতিকে, নক্কাৰ পৃষ্ঠকালি} &= \text{ঘনকৰ TSA} - \text{অৰ্ধগোলকৰ ভূমি পৃষ্ঠৰ কালি} + \text{অৰ্ধগোলকৰ CSA} \\&= 150 - \pi r^2 + 2 \pi r^2 \\&= (150 + \pi r^2) \text{ বৰ্গ চে.মি.} \\&= 150 \text{ বৰ্গ চে.মি.} + \left(\frac{22}{7} \times \frac{4.2}{2} \times \frac{4.2}{2} \right) \text{ বৰ্গ চে.মি. \\&= (150 + 13.86) \text{ বৰ্গ চে.মি.} \\&= 163.86 \text{ বৰ্গ চে.মি.}\end{aligned}$$

উদাহরণ ৩ : চিৰি 13.8ত দেখুওৱাৰ দৰে বকেট
আকৃতিৰ এটা কাঠৰ পুতলা এটা শংকুক এটা
বেলনৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ নিচিনা। সম্পূৰ্ণ
বকেটটোৰ উচ্চতা হ'ল 26 চে.মি., য'ত শংকু
অংশটোৰ উচ্চতা 6 চে.মি। শংকু অংশটোৰ ভূমিৰ
ব্যাস 5 চে.মি., য'ত চূজাৰ ভূমি ব্যাস হ'ল 3 চে.মি।
যদি শংকু অংশটোত কমলা ব'ং আৰু বেলন
অংশটো হালধীয়া ব'ং দিব লাগে, তেন্তে এই দুয়োটা
ব'ং থকা বকেটটোৰ বঙ্গীন অংশৰ কালি নিৰ্গয় কৰা।
(ধৰা, $\pi = 3.14$)

সমাধান : শংকুৰ ব্যাসার্দ্ধ 'r', বেলনৰ হেলনীয়া
উচ্চতা 'l', শংকুৰ উচ্চতা 'h', বেলনৰ ব্যাসার্দ্ধ
'r' আৰু বেলনৰ উচ্চতা 'h'ৰে সূচিত কৰা হ'ল।

$$\text{তেন্তে, } r = 2.5 \text{ চে.মি.}$$



চিৰি 13.8

$$h = 6 \text{ চে.মি.}$$

$$r' = 1.5 \text{ চে.মি.}$$

$$h' = 26 - 6 = 20 \text{ চে.মি. আৰু}$$

$$l = \sqrt{r^2 + h^2} = \sqrt{2.5^2 + 6^2} = 6.5 \text{ চে.মি.}$$

ইয়াত, শংকু অংশটোৱ বৃত্তাকাৰ ভূমি বেলনটোৱ ভূমিত প্ৰতিষ্ঠিত, কিন্তু শংকুটোৱ ভূমি বেলনটোৱ ভূমিতকৈ ডাঙৰ। সেইবাবে, শংকুটোৱ ভূমিৰ এটা অংশও (এটা আঙুষ্ঠি) ৰং কৰিব লাগিব।

গতিকে, কমলা ৰং দিব লগীয়া ক্ষেত্ৰৰ কালি—

$$= \text{শংকুৰ CSA} + \text{শংকুৰ ভূমিৰ কালি} - \text{বেলনৰ ভূমিৰ কালি}$$

$$= \pi r l + \pi r^2 - \pi(r')^2$$

$$= \pi[(2.5 \times 6.5) + (2.5)^2 - (1.5)^2] \text{ বৰ্গচে.মি.}$$

$$= \pi[20.25] \text{ বৰ্গ চে.মি.}$$

$$= 3.14 \times 20.25 \text{ বৰ্গ চে.মি.}$$

$$= 63.585 \text{ বৰ্গ চে.মি.}$$

এতিয়া, হালধীয়া ৰং দিব লগীয়া ক্ষেত্ৰৰ কালি = বেলনৰ CSA + বেলনৰ ভূমিৰ কালি

$$= 2\pi r' h' + \pi(r')^2$$

$$= \pi r' (2h' + r')$$

$$= (3.14 \times 1.5)(2 \times 20 + 1.5) \text{ বৰ্গ চে.মি.}$$

$$= 4.71 \times 41.5 \text{ বৰ্গ চে.মি.}$$


$$= 195.465 \text{ বৰ্গ চে.মি.}$$

উদাহৰণ 4 : আফজলে তাৰ বাগিচাৰ বাবে এটা বেলনৰ এটা

মূৰত অৰ্ধগোলাকাৰ গভীৰতা প্ৰকৃতিতে এটা চৰাইৰ গা-ধোৱা
পাত্ৰ তৈয়াৰ কৰিলে। (চিত্ৰ 13.9)। বেলনটোৱ উচ্চতা হ'ল
1.45 মি. আৰু ইয়াৰ ব্যাস্যার্দ্ধ 30 চে.মি.। চৰাইৰ গা-ধোৱা

পাত্ৰটোৱ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। (ধৰা $\pi = \frac{22}{7}$)

সমাধান : ধৰাহওক, বেলনটোৱ উচ্চতা h আৰু r হ'ল
বেলনটোৱ আৰু অৰ্ধগোলকৰ উমেহতীয়া ব্যাসার্দ্ধ।




চিত্ৰ 13.9

$$\begin{aligned}
 \text{তেন্তে, চৰাইৰ গা-ধোৱা পাত্ৰৰ মুঠ পৃষ্ঠকালি} &= \text{বেলনৰ CSA} + \text{অর্ধগোলকৰ CSA} \\
 &= 2\pi rh + 2\pi r^2 \\
 &= 2\pi r(h + r) \\
 &= 2 \times \frac{22}{7} \times 30(145 + 30) \text{ বৰ্গ চে.মি.} \\
 &= 33000 \text{ বৰ্গ চে.মি.} \\
 &= 3.3 \text{ বৰ্গ মি.}
 \end{aligned}$$

অনুশীলনী- 13.1


অন্য ধৰণে দিয়া নাথাকিলে $\pi = \frac{22}{7}$ লোৱা।

- প্ৰত্যেকৰে আয়তন 64 ঘনমিঃ বিশিষ্ট দুটা ঘনক (cube) মূৰে মূৰে সংযোগ কৰা হ'ল। চৌপল বা আয়তীয় ঘনকটোৰ (Cuboid) পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা পাত্ৰ এটা খোলা অর্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনৰে গঠিত। অর্ধগোলকটোৰ ব্যাস 14 চে.মি. আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 চে.মি.। পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি নিৰ্ণয় কৰা।
- ‘টা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অর্ধগোলকৰ ওপৰত 3.5 চে.মি. ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত। পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 চে.মি.। পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- 7 চে.মি. কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰভাগ এটা অর্ধগোলকে আওৰি আছে। অর্ধগোলকটোৰ সৰোচ ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰপৰা এটা অর্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অর্ধগোলকৰ ব্যাস ‘l’ ঘনকৰ কাষৰ সৈতে একে হয়। অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুয়োটা মূৰত দুটা অর্ধগোলক (গাই থোৱা সদৃশ (চিৰ 13.10))। সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মি.মি. আৰু ব্যাস হ'ল 5 মি.মি.। পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা তম্বুৰ আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মূখচেৰে আবৃত। যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মি. আৰু 4 মি. আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মি., তেন্তে তম্বুটো সজাওঁতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা। প্ৰতি বগমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰিবা যে, তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয়)



চিৰ 13.10

8. 2.4 চে.মি. উচ্চতা আৰু 1.4 চে.মি. ব্যাসবিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল। অৱশিষ্ট গোটাবস্তুটোৰ পৃষ্ঠকালি বৰ্গ চে.মি.ৰ শুন্দমানত নিৰ্ণয় কৰা।
9. চিত্ৰ 13.11 ত দেখুওৱাৰ দৰে এটা গোটা বেলনৰপৰা দুয়োটা মূৰৰপৰা অৰ্দ্ধগোলক আকৃতিত কাটি এটা কাঠৰ বস্তু বনোৱা হ'ল। যদি বেলনৰ উচ্চতা 10 চে.মি. আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্দ্ধ 3.5 চে.মি., তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠ কালি নিৰ্ণয় কৰা।




চিত্ৰ 13.11

13.3. গোটা বস্তুৰ সংমিশ্রণৰ আয়তন (Volume of a Combination of Solids) :

আগৰ অনুচ্ছেদত আমি দুটা প্ৰাথমিক গোটা বস্তুক সংযোগ কৰি পোৱা গোটা বস্তুটোৰ পৃষ্ঠকালি কেনেদৰে নিৰ্ণয় কৰা হয় তাক আলোচনা কৰিলো। ইয়াত আমি সেইবোৰৰ আয়তন কেনেকৈ নিৰ্ণয় কৰা হয় তাক চাম। এইটো মন কৰিবা যে, পৃষ্ঠকালি নিৰ্ণয় কৰোঁতে আমি দুয়োটা অংশৰ পৃষ্ঠকালি যোগ নকৰোঁ কাৰণ সিহঁতক সংযোগ কৰোঁতে কিছু অংশৰ পৃষ্ঠকালি অদৃশ্য হৈ পৰে। যি কি নহওক, যেতিয়া আমি আয়তন নিৰ্ণয় কৰোঁ এইটো অৱস্থা নহয়। প্ৰাথমিক গোটাবস্তুক সংযোগ কৰি পোৱা গোটাবস্তুটোৰ আয়তন নিখুঁতভাৱে অংশীদাৰী গোটাবস্তুৰ আয়তনৰ সমষ্টিৰ সমান যিটো তলৰ উদাহৰণত দেখা যায়—

উদাহৰণ 5 : শাস্তাই এটা অৰ্দ্ধবেলনেৰে আবৃত এটা চৌপলৰ আকৃতিৰ চালিৰ ভিতৰত এটা উদ্যোগ চলাইছে। (চিত্ৰ 13.12)। যদি চালিখনৰ ভেটিৰ মাপ 7 মি. \times 15 মি. আৰু ঘনকীয় অংশৰ উচ্চতা 8 মি. তেন্তে চালিখনে আগুৰা বায়ুৰ আয়তন 300 ঘনমি. আগুৰি যন্ত্ৰপাতি আৰু 20 জন কৰ্মী য'ত প্ৰত্যেকে গড়ে প্ৰায় 0.08 ঘনমি. ঠাই আগুৰি আছে। তেন্তে কিমান বায়ু চালিখনত আছে? (ধৰোঁ $\pi = \frac{22}{7}$)



চিত্ৰ 13.12

সমাধান : চালিখনৰ ভিতৰৰ বায়ুৰ আয়তন (যেতিয়া কোনো মানুহ বা যন্ত্ৰপাতি নাই) হ'ল চৌপলৰ ভিতৰত থকা বায়ুৰ আয়তন আৰু অৰ্ধবেলনেৰে আবৃত অংশৰ বায়ুৰ আয়তনৰ সমষ্টি।

এতিয়া চৌপলৰ দীঘ, প্রস্থ আৰু উচ্চতা ক্ৰমে 15 মি., 7 মি. আৰু 8 মি., আৰু অৰ্ধবেলনৰ ব্যাস 7 মি. আৰু উচ্চতা 15 মি।

$$\begin{aligned}
 \text{গতিকে নিৰ্গয় কৰিব লগীয়া আয়তন} &= \text{চৌপলৰ আয়তন} + \frac{1}{2} \times \text{বেলনৰ আয়তন} \\
 &= \left[15 \times 7 \times 8 + \frac{1}{2} \times \frac{22}{7} \times \frac{7}{2} \times \frac{7}{2} \times 15 \right] \text{ঘনমিটাৰ} \\
 &= 1128.75 \text{ ঘন মিটাৰ}
 \end{aligned}$$

$$\begin{aligned}
 \text{এতিয়া, যন্ত্ৰপাতিৰে আগুৰা মুঠ আয়তন} &= 300 \text{ ঘন মিটাৰ} \\
 \text{আৰু মানুহে আগুৰা মুঠ আয়তন} &= 20 \times 0.08 \text{ ঘন মিটাৰ} \\
 &= 1.6 \text{ ঘন মিটাৰ}
 \end{aligned}$$

$$\begin{aligned}
 \text{গতিকে যন্ত্ৰপাতি আৰু মানুহ থকা অৱস্থাত চালিব বায়ুৰ আয়তন} \\
 &= 1128.75 - (300.00 + 1.60) \\
 &= 827.15 \text{ ঘন মিটাৰ}
 \end{aligned}$$

উদাহৰণ 6 : এজন ফলৰ ৰস বিক্ৰেতাই চিৰি 13.13ত দেখুওৱা গিলাচ ব্যৱহাৰ কৰি গ্ৰাহকক সেৱা কৰি আহিছিল। বেলন আকৃতিৰ গিলাচটোৰ ভিতৰৰ ব্যাস আছিল 5 চে.মি., কিন্তু গিলাচৰ তলফালে এটা অৰ্ধগোলক আকাৰৰ উঠি অহা অংশই গিলাচৰ ধাৰণ ক্ষমতা কমাই দিছে। যদি গিলাচৰ উচ্চতা 10 চে.মি., তেন্তে গিলাচৰ আপাত ধাৰণ ক্ষমতা আৰু প্ৰকৃত ধাৰণ ক্ষমতা নিৰ্গয় কৰা। ($\pi = 3.14$)


সমাধান : যিহেতু গিলাচৰ ভিতৰৰ ব্যাস = 5 চে.মি.

আৰু উচ্চতা = 10 চে.মি.,

$$\begin{aligned}
 \text{গিলাচৰ আপাত ধাৰণ ক্ষমতা} &= \pi r^2 h \\
 &= 3.14 \times 2.5 \times 2.5 \times 10 \text{ ঘন চে.মি.} \\
 &= 196.25 \text{ ঘন চে.মি.}
 \end{aligned}$$

কিন্তু গিলাচৰ প্ৰকৃত ধাৰণ ক্ষমতা গিলাচৰ তলভাগত থকা অৰ্ধগোলকৰ আয়তন পৰিমাণে কমিব।

$$\begin{aligned}
 \text{অৰ্থাৎ এইটো কমিব, } \quad \frac{2}{3} \pi r^3 &= \frac{2}{3} \times 3.14 \times 2.5 \times 2.5 \times 2.5 \text{ ঘন চে.মি.} \\
 &= 32.71 \text{ ঘন চে.মি.}
 \end{aligned}$$



চিৰি 13.13

গতিকে, গিলাচৰ প্ৰকৃত ধাৰণ ক্ষমতা = গিলাচৰ আপাত আয়তন – অৰ্দ্ধগোলকৰ আয়তন
 $= (196.25 - 32.71)$ ঘন চে.মি.
 $= 163.54$ ঘন চে.মি.

উদাহৰণ 7 : এটা অৰ্দ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে। শংকুটোৰ উচ্চতা 2 চে.মি. আৰু ভূমিৰ ব্যাস 4 চে.মি। পুতলাটোৰ আয়তন নিৰ্ণয় কৰা। যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰি থাকে তেন্তে বেলনটোৰ আয়তন আৰু পুতলাটোৰ আয়তনৰ পাৰ্থক্য নিৰ্ণয় কৰা। ($\pi = 3.14$ লোৱা)

সমাধান : ধৰাহ'ল BPC হ'ল অৰ্দ্ধগোলক আৰু ABC , অৰ্দ্ধগোলকৰ ভূমিত প্ৰতিষ্ঠিত শংকু (চিত্ৰ 13.14 চোৱা)। অৰ্দ্ধগোলকৰ (তথা শংকুৰ) ব্যাসাৰ্ধ BO
 $= \frac{1}{2} \times 4$ চে.মি. $= 2$ চে.মি.

$$\text{সেয়ে, পুতলাটোৰ আয়তন} = \frac{2}{3}\pi r^3 + \frac{1}{3}\pi r^2 h$$

$$= \left[\frac{2}{3} \times 3.14 \times (2)^3 + \frac{1}{3} \times 3.14 \times (2)^2 \times 2 \right] \text{ঘন চে.মি.}$$

$$= 25.12 \text{ ঘন চে.মি.}$$

এতিয়া ধৰাহ'ল, $EFGH$ লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰিছে। লম্বীয় বৃত্তাকাৰ বেলনৰ ব্যাসাৰ্ধ $= HP = BO = 2$ চে.মি. আৰু ইয়াৰ উচ্চতা হ'ল —

$$EH = AO + OP = (2 + 2) \text{ চে.মি.} = 4 \text{ চে.মি.}$$

$$\text{গতিকে, নিৰ্ণয় আয়তন} = \text{লম্বীয় বৃত্তাকাৰ বেলনৰ আয়তন} - \text{পুতলাৰ আয়তন}$$

$$= (3.14 \times 2^2 \times 4 - 25.12) \text{ ঘন চে.মি.}$$


$$= 25.12 \text{ ঘন চে.মি.}$$

সেয়ে, দুয়োটা আয়তনৰ পাৰ্থক্য হ'ল $= 25.12$ ঘন চে.মি.

অনুশীলনী : 13.2

অন্যথৰণে উল্লেখ নকৰিলে $\pi = \frac{22}{7}$ ল'বা।


- শংকু আকৃতিৰ এটা গোটাবস্তু এটা অৰ্দ্ধগোলকৰ ওপৰত থিয় হৈ আছে য'ত সিহ'ত দুয়োটাৰ ব্যাসাৰ্ধ হ'ল 1 চে.মি. আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটাবস্তুটোৰ আয়তন π ৰ মানেৰে নিৰ্ণয় কৰা।



চিত্ৰ. 13.14


২. বাছেল এজন ইঞ্জিনীয়ারিংৰ ছাত্ৰ, তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুইমূৰে দুটা শংকুসহ এটা বেলন আকৃতিৰ আহিৰ প্ৰস্তুত কৰিবলৈ কোৱা হ'ল। আহিৰ ব্যাস হ'ল 3 চে.মি. আৰু দৈৰ্ঘ্য 12 চে.মি। যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 চে.মি. হয়, তেন্তে বাছেলে প্ৰস্তুত কৰা আহিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰা। (ধৰাহওঁক, আহিৰ ভিতৰৰ আৰু বাহিৰ মাপ প্ৰায় একে)।

৩. এটা গোলাপ জামুনত চেনিব ৰসৰ পৰিমাণ ইয়াৰ আয়তনৰ $30\% \times 15$ চে.মি. দৈৰ্ঘ্য আৰু 2.8 চে.মি. ব্যাসৰ দুই মূৰে দুটা অৰ্দ্ধগোলক যুক্ত এটা বেলন আকৃতিৰ 45 টা গোলাপ জামুনত প্ৰায় কিমান ৰস থাকিব নিৰ্ণয় কৰা। (চিত্ৰ 13.15)।



চিত্ৰ 13.15

৪. চৌপল আকৃতিৰ এটা কাঠৰ পেনষ্টেণ্ড (Pen stand)ত কলম ৰাখিবলৈ চাৰিটা শংকু আকৃতিৰ গাঁত আছে। চৌপলৰ জোখ হ'ল 15 চে.মি. $\times 10$ চে.মি. $\times 3.5$ চে.মি। প্ৰতিটো গাঁতৰ ব্যাসাৰ্দ্ধ 0.5 চে.মি. আৰু গভীৰতা 1.4 চে.মি। সম্পূৰ্ণ ষ্টেণ্ডটোত কাঠৰ আয়তন নিৰ্ণয় কৰা (চিত্ৰ 13.16)।



চিত্ৰ 13.16

৫. উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰ আছে। ইয়াৰ উচ্চতা হ'ল 8 চে.মি. আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্দ্ধ 5 চে.মি। ইয়াৰ কাণ্ঠলৈকে চপচপীয়াকৈ পানী ভৰোৱা হ'ল। যেতিয়া 0.5 চে.মি. ব্যাসাৰ্দ্ধৰ গোলাকাৰ কেইটামান সীহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল, পাত্ৰৰ এক চতুৰ্থাংশ পানী ওলাই পৰিল। পাত্ৰটোত ভৰোৱা সীহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা।

৬. এটা গোটা লোহাৰ খুটা 220 চে.মি. উচ্চতা আৰু 24 চে.মি. ভূমি ব্যাসবিশিষ্ট বেলনেৰে গঠিত যাৰ ওপৰভাগ 60 চে.মি. উচ্চতা আৰু 8 চে.মি. ব্যাসাৰ্দ্ধযুক্ত আন এটা বেলনে আবৃত কৰি আছে। খুটাটোৰ ভৰ নিৰ্ণয় কৰা, দিয়া আছে, 1 ঘন চে.মি. লোৰ ভৰ প্ৰায় 8 গ্ৰাম। ($\pi = 3.14$ ব্যৱহাৰ কৰা)।

৭. এটা 60 চে.মি. ব্যাসাৰ্দ্ধৰ অৰ্দ্ধগোলকৰ ওপৰত এটা 120 চে.মি. ওখ আৰু 60 চে.মি. ভূমি ব্যাসাৰ্দ্ধবিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু থিয় হৈ থকাকৈ গঠিত এটা গোটা বস্তু থিয়কৈ এটা পানীভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে। বেলনত থকা অৱশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা, যদি বেলনৰ ব্যাসাৰ্দ্ধ 60 চে.মি. আৰু উচ্চতা 180 চে.মি।

৪. এটা গোলক আকৃতিৰ কাঁচৰ পাত্ৰৰ ৮ চে.মি. দীঘল আৰু ২ চে.মি. ব্যাসৰ এটা বেলন সদৃশ ডিঙি আছে; গোলকীয় অংশৰ ব্যাস হ'ল ৮.৫ চে.মি। ইয়াত ধৰা পানী জোখ-মাপ কৰি এটা শিশুৱে ইয়াৰ আয়তন ৩৪৫ ঘন চে.মি. পালে। ওপৰৰ জোখ ভিতৰৰ জোখ হিচাপে লৈ আৰু $\pi = 3.14$ ধৰি, তাই শুন্দি আছিলনে নাই, পৰীক্ষা কৰা।


১৩.৪. গোটা বস্তু এটা আকৃতিবগৰা আৰু এটা আকৃতিলৈ কৰাত্বৰ (Conversion of Solid from One Shape to Another) :

আমি নিশ্চিত যে তোমালোকে মমবাতি দেখিছা। সাধাৰণতে সেইবোৰ বেলন আকৃতিৰ। তোমালোকে কিছুমান জন্মৰ দৰে মমবাতিও দেখিবলৈ পাৰা (চিত্ৰ 13.17)।



চিত্ৰ 13.17

সেইবোৰ কেনেকৈ তৈয়াৰ কৰা হয়? যদি তুমি একোটা বিশেষ আকৃতিৰ মমবাতি বিচৰা, তেন্তে তুমি মমবাতি এটা ধাতুৰ পাত্ৰত সম্পূৰ্ণৰূপে তৰল অৱস্থালৈ অহালৈকে গৰম কৰিব লাগিব। তাৰ পাছত তুমি বিশেষ আকাৰৰ পাত্ৰ এটাত তৰল মমবাতি ঢালিব লাগিব। উদাহৰণস্বৰূপে, এটা বেলন আকৃতিৰ এডাল মমবাতি লোৱা আৰু ইয়াক সম্পূৰ্ণৰূপে গলিবলৈ দি গলিত মমখিনি এটা শহাৰ আকৃতিৰ পাত্ৰত বাকী দিয়া। ঠাণ্ডা হ'লে তুমি শহা আকৃতিৰ এডাল মমবাতি পাৰা। নতুন মমডালৰ আয়তন আগৰ মমডালৰ আয়তনৰ সৈতে একে। যেতিয়া আমি গোটা বস্তু এটা আকৃতিবগৰা অন্য এটা আকৃতিলৈ কৰাত্বৰ কথা কওঁ বা, যেতিয়া আদিতে এটা বিশেষ আকৃতিৰ পাত্ৰত পূৰ্ণ হৈ থকা তৰল পদাৰ্থ অন্য আকৃতিৰ পাত্ৰত বাকী দিয়া হয়, তেতিয়া, এই টোৱেই মনত বাখিবলগীয়া কথা চিত্ৰত দেখাৰ দৰে (চিত্ৰ 13.18)।



চিত্ৰ 13.18

যিথিনি আলোচনা কৰা হ'ল, তাক ভালদৰে উপলক্ষি কৰিবলৈ কিছুমান উদাহৰণ লোৱা হওঁক।

উদাহৰণ ৪: 24 চে.মি. ওখ আৰু ৬ চে.মি. ভূমি ব্যাসাৰ্দ্ধ বিশিষ্ট এটা শংকু আৰ্হি প্ৰস্তুত কৰা মাটিৰে তৈয়াৰ কৰা হ'ল। এজন শিশুৱে ইয়াক এটা গোলকৰ আকৃতি দিলে। গোলকটোৰ ব্যাসাৰ্দ্ধ নিৰ্গয় কৰা।

$$\text{সমাধান : } \text{শংকুৰ আয়তন} = \frac{1}{3} \times \pi \times 6 \times 6 \times 24 \text{ ঘন চে.মি.।}$$

যদি r গোলকটোৰ ব্যাসাৰ্দ্ধ, তেন্তে ইয়াৰ আয়তন $\frac{4}{3}\pi r^3$

যিহেতু শংকু আকৃতি আৰু গোলক আকৃতিত মাটিৰ আয়তন একে, সেয়ে আমি পাৰ্শ্ব—

$$\frac{4}{3} \times \pi \times r^3 = \frac{1}{3} \times \pi \times 6 \times 6 \times 24$$

অর্থাৎ,

$$r^3 = 3 \times 3 \times 24 = 3^3 \times 2^3$$

গতিকে,

$$r = 3 \times 2 = 6$$

সেয়ে গোলকৰ ব্যাসাৰ্ধ 6 চে.মি।

উদাহৰণ ৭ : চেলভিৰ ঘৰৰ ওপৰত এটা বেলন আকৃতিৰ চৌবাচ্চা আছে। ইয়াক মাটিৰ তলৰ টেংকিৰপৰা পাম্পৰ সহায়ত পানীৰে ভৰ্তি কৰা হয়, য'ত টেংকিটোৰ আকাৰ চৌপলৰ আকৃতি। টেংকিটোৰ মাপ $1.57 \text{ মি.} \times 1.44 \text{ মি.} \times 95 \text{ চে.মি.}$ । ঘৰৰ ওপৰৰ চৌবাচ্চাটোৰ ব্যাসাৰ্ধ 60 চে.মি. আৰু উচ্চতা 95 চে.মি। পানীৰে পূৰ্ণ টেংকিটোৰপৰা চৌবাচ্চাটো ভৰ্তি কৰাৰ পাছত টেংকিটোৰ অৱশিষ্ট পানীৰ উচ্চতা নিৰ্ণয় কৰা। চৌবাচ্চাটোৰ ধাৰণ ক্ষমতা টেংকিটোৰ ধাৰণ ক্ষমতাৰ লগত তুলনা কৰা। ($\pi = 3.14$)।

সমাধান : চৌবাচ্চাৰ পানীৰ আয়তন টেংকিটোৰ খালী কৰা পানীৰ আয়তনৰ সমান।

এতিয়া, চৌবাচ্চাৰ (বেলন আকৃতিৰ) পানীৰ আয়তন = $\pi r^2 h$

$$= 3.14 \times 0.6 \times 0.6 \times 0.95 \text{ ঘন মি.}$$

$$\text{পূৰ্ণ অৱস্থাত টেংকিৰ পানীৰ আয়তন} = l \times b \times h$$

$$= 1.57 \times 1.44 \times 0.95 \text{ ঘন মি.}$$

টেংকিটোত (মাটিৰ তলৰ) থকা অৱশিষ্ট পানীৰ আয়তন

$$= [(1.57 \times 1.44 \times 0.95) - (3.14 \times 0.6 \times 0.6 \times 0.95)] \text{ ঘনমি.}$$

$$= (1.57 \times 0.6 \times 0.6 \times 0.95 \times 2) \text{ ঘনমি.}$$

$$\text{গতিকে, টেংকিত বৈ যোৱা পানীৰ উচ্চতা} = \frac{\text{টেংকিত অৱশিষ্ট পানীৰ আয়তন}}{l \times b}$$

$$= \frac{1.57 \times 0.6 \times 0.6 \times 0.95 \times 2}{1.57 \times 1.44}$$

$$= 0.475 \text{ মি.}$$

$$= 47.5 \text{ চে.মি.}$$

$$\text{আৰু, } \frac{\text{চৌবাচ্চাৰ ধাৰণ ক্ষমতা}}{\text{টেংকিৰ ধাৰণ ক্ষমতা}}$$

$$= \frac{3.14 \times 0.6 \times 0.6 \times 0.95}{1.57 \times 1.44 \times 0.95} = \frac{1}{2}$$

গতিকে চৌবাচ্চাটোৰ ধাৰণ ক্ষমতা টেংকিটোৰ ধাৰণ ক্ষমতাৰ আধা।

উদাহৰণ 10 : 1 চে.মি. ব্যাস আৰু 8 চে.মি. দৈৰ্ঘ্যৰ তামৰ দণ্ড এডালৰপৰা 18 মিটাৰ দৈৰ্ঘ্যৰ সূষ্ম বেধৰ এডাল তাঁৰ প্ৰস্তুত কৰা হ'ল। তাঁৰডালৰ বেধ নিৰ্গত কৰা।

$$\text{সমাধান : } \text{দণ্ডডালৰ আয়তন} = \pi \times \left(\frac{1}{2}\right)^2 \times 8 \text{ ঘন চে.মি.} = 2\pi \text{ ঘন চে.মি.}$$

সমআয়তনৰ নতুন তাঁৰডালৰ দীঘ = 18 মি. = 1800 চে.মি.

যদি তাঁৰডালৰ প্ৰস্থচ্ছেদৰ ব্যাসার্ক 'r' চে.মি.,

তেন্তে, ইয়াৰ আয়তন = $\pi \times r^2 \times 1800$ ঘন চে.মি.

সেয়ে, $\pi \times r^2 \times 1800 = 2\pi$

$$\text{অর্থাৎ, } r^2 = \frac{1}{900}, \quad \text{অর্থাৎ, } r = \frac{1}{30}$$

গতিকে তাঁৰডালৰ প্ৰস্থচ্ছেদৰ ব্যাস অর্থাৎ তাঁৰডালৰ বেধ $\frac{1}{15}$ চে.মি.

অর্থাৎ, 0.67 মি.মি. (প্ৰায়)

উদাহৰণ 11 : প্ৰতি ছেকেণ্ঠত $3\frac{4}{7}$ লিটাৰকৈ এডাল নলীৰ সহায়ত এটা পানীপূৰ্ণ অৰ্দ্ধগোলাকাৰ চৌবাচ্চা খালী কৰা হ'ল। যদি ইয়াৰ ব্যাস 3 মি. তেন্তে চৌবাচ্চাটো আধা খালী কৰিবলৈ কিমান

সময় লাগিব? ($\pi = \frac{22}{7}$ লোৱা)

সমাধান : অৰ্দ্ধগোলাকাৰ চৌবাচ্চাটোৰ ব্যাসার্ক = $\frac{3}{2}$ মি.

$$\text{চৌবাচ্চাৰ আয়তন} = \frac{2}{3} \times \frac{22}{7} \times \left(\frac{3}{2}\right)^3 \text{ ঘনমি.} = \frac{99}{14} \text{ ঘনমি.}$$

$$\text{গতিকে, খালী কৰিবলগীয়া পানীৰ আয়তন} = \frac{1}{2} \times \frac{99}{14} \text{ ঘনমি.}$$

$$= \frac{99}{28} \times 1000 \text{ লিটাৰ}$$

$$= \frac{99000}{28} \text{ লিটাৰ}$$

যিহেতু প্ৰতি ছেকেণ্ঠত $\frac{25}{7}$ লিটাৰ পানী খালী কৰে, $\frac{99000}{28}$ লিটাৰ খালী কৰিবলৈ সময়

লাগিব $\frac{99000}{28} \times \frac{7}{25}$ ছেকেণ্ঠ অর্থাৎ 16.5 মিনিট।

অনুশীলনীঃ 13.3

অন্য ধরণে উল্লেখ নাথাকিলে, $\pi = \frac{22}{7}$ ল'বা।

- 4.2 চে.মি. ব্যাসার্দ্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হ'ল আৰু তাক পুনৰ 6 চে.মি. ব্যাসার্দ্ধৰ এটা বেলন আকৃতি দিয়া হ'ল। বেলনটোৰ উচ্চতা নিৰ্ণয় কৰা।
- 6 চে.মি., 8 চে.মি. আৰু 10 চে.মি., ব্যাসার্দ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসার্দ্ধ নিৰ্ণয় কৰা।
- 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুৱা খান্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মি. \times 14 মি. জোখৰ প্লেটফৰ্ম এখন প্ৰস্তুত কৰা হ'ল। প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰা।
- এটা 3 মিটাৰ ব্যাসৰ কুৱা 14 মিটাৰ গভীৰলৈ খন্দা হ'ল। ইয়াৰ পৰা ওলোৱা মাটিখিনি সমানভাৱে বহলাই 4 মিটাৰ প্ৰস্থৰ বৃত্তাকাৰ আঙঠিসদৃশ এটা ঢাপ সজোৱা হ'ল। ঢাপটোৰ উচ্চতা নিৰ্ণয় কৰা।
- 12 চে.মি. ব্যাস আৰু 15 চে.মি. উচ্চতাৰ লম্বীয় বৃত্তাকাৰ বেলন আকৃতিৰ এটা পাত্ৰ আইচক্রীমিৰে পূৰ্ণ হৈ আছে। আইচক্রীমখিনি 12 চে.মি. উচ্চতা আৰু 6 চে.মি. ব্যাসৰ ওপৰৰ ফালে অৰ্দ্ধগোলক আকৃতিৰ শংকুত ভৰাব লাগে। এই আইচক্রীমখিনিৰে পূৰ্বাৰ পৰা এনে কিমান সংখ্যক শংকু পাম নিৰ্ণয় কৰা।
- 5.5 চে.মি. \times 10 চে.মি. \times 3.5 চে.মি. মাপৰ এটা চৌপল সাজিবলৈ 1.75 চে.মি. ব্যাস আৰু 2 মি.মি. ডাঠৰ কিমানটা বাপৰ মুদ্ৰা গলাব লাগিব?
- 32 চে.মি. ওখ আৰু 18 চে.মি. ভূমিব্যাসার্দ্ধ বিশিষ্ট এটা বেলন আকৃতিৰ বাল্টি বালিৰে পূৰ্ণহৈ আছে। এই বাল্টিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দ'ল সৃষ্টি হ'ল। শংকু আকৃতিৰ দ'লটোৰ উচ্চতা 24 চে.মি. হ'লে, শংকুটোৰ ব্যাসার্দ্ধ আৰু হেলনীয়া উচ্চতা নিৰ্ণয় কৰা।
- 6 মি. বহল আৰু 1.5 মি. গভীৰ এটা নলাৰে 10 কি.মি./ঘণ্টা বেগেৰে পানী বৈ আছে। 30 মিনিটত ই কিমান ক্ষেত্ৰত জলসিঞ্চন কৰিব পাৰিব, যদি পানীৰ স্থিৰ উচ্চতা 8 চে.মি. প্ৰয়োজন?
- এজন খেতিৱকে তেওঁৰ পথাৰত থকা 10 মি. ব্যাস আৰু 2 মি. গভীৰতাৰ এটা বেলন আকৃতিৰ চৌবাচ্চাৰ লগত 20 চে.মি. ভিতৰ ব্যাসৰ এডাল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলে। যদি 3 কি.মি./ঘণ্টা হাৰত পাইপেৰে পানী বৈ যায় তেওঁতে চৌবাচ্চাটো ভৰ্তি ২'ৰোঁ কিমান সময় লাগিব?

13.5. এটা শংকুৰ শংকুছেদ (Frustum of a Cone) :


13.2 অনুচ্ছেদত আমি দুটা প্ৰাথমিক গোটাৰস্ত একেলগ কৰি পোৱা বস্তুবোৰ পৰ্যবেক্ষণ কৰিলো। এতিয়া আমি অলপ ভিৱধৰণে কাৰ্য্য কৰিম। আমি এটা লম্বীয় বৃত্তাকাৰ শংকু ল'ভ আৰু ইয়াৰ কিছু অংশ আঁতৰাই পেলাম। এইটো কৰাৰ বহুতো পঞ্চা গো হৈ। কিন্তু আমি ওঁৰঙ দিয়া বিশেষ পদ্ধতিটো হ'ল এখন সমতলে শংকুৰ ভূমিৰ সমান্তৰালকৈ শংকুটো ছেৎ কৰি সৰু লম্বীয়বৃত্তাকাৰ শংকুটো

আঁতৰাই দিম। তোমালোকে দেখা পাৰা যে, সাধাৰণতে পানীখাবলৈ ব্যৱহাৰ কৰা গিলাচৰোৰ (বাচনবোৰ) এনেকুৱা আকৃতিৰ (চিত্ৰ 13.19)।

কাৰ্য 13: কিছুপৰিমাণে আলতীয়া মাটি লোৱা বা এনেধৰণৰ আন পদাৰ্থ (প্লাষ্টিচাইনৰ দৰে) লোৱা আৰু এটা শংকু সাজা। ইয়াৰ ভূমিৰ সমান্তৰালকৈ এখন কটাৰীৰে কাটা। সৰু শংকুটো আঁতৰাই দিয়া। তোমাৰ হাতত কি থাকিল? তোমাৰ হাতত এটা শংকুৰ ছেদাংশ (frustum) থাকিল। তোমালোকে দেখা পাৰা যে, ইয়াৰ দুটা বৃত্তাকাৰ মূৰ আছে যাৰ ব্যাসাৰ্দ্ধ ভিন্ন।



চিত্ৰ 13.19




চিত্ৰ 13.20

সেইবাবে, প্ৰদত্ত এটা শংকুক যেতিয়া এখন সমতলৰ দ্বাৰা ভূমিৰ সমান্তৰালকৈ (চিত্ৰ 13.20 চোৱা) কটা হয় আৰু সমতলখনৰ এটা ফালে থকা

শংকুটো আঁতৰাই পেলোৱা হয়, তেন্তে সমতলখনৰ আনটোফালে থকা অংশটোক শংকুৰ 'শংকুচেদ' বোলা হয়। কেনেকৈ শংকুচেদৰ পৃষ্ঠকালি আৰু আয়তন নিৰ্ণয় কৰা হয়? আমি উদাহৰণৰ জৰিয়তে ব্যাখ্যা কৰোঁহক।

উদাহৰণ 12: 45 চে.মি. উচ্চতাৰ শংকু এটাৰ এটুকুৰা শংকুচেদৰ ব্যাসাৰ্দ্ধ ক্ৰমে 28 চে.মি. আৰু 7 চে.মি. (চিত্ৰ 13.21 চোৱা)। ইয়াৰ আয়তন, বক্ৰপৃষ্ঠকালি আৰু

মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা ($\pi = \frac{22}{7}$ লোৱা)।



চিত্ৰ 13.21

সমাধান : শংকুচেদ টুকুৰাক দুটা লম্বীয় বৃত্তাকাৰ শংকু OAB আৰু OCD আৰু অন্তৰবৰ্ণপে চাৰি পাৰি (চিৰি 13.21 চোৱা)। ধৰাহওক, OAB শংকুৰ উচ্চতা h_1 আৰু ইয়াৰ হেলনীয়া উচ্চতা l_1 , (চে.মি.ত) অৰ্থাৎ, $OP = h_1$ আৰু $OA = OB = l_1$ । ধৰাহ'ল OCD শংকুৰ উচ্চতা h_2 আৰু l_2 ইয়াৰ হেলনীয়া উচ্চতা।

আমাক দিয়া আছে, $r_1 = 28$ চে.মি., $r_2 = 7$ চে.মি. আৰু

$$\text{শংকুচেদ টুকুৰাক উচ্চতা } (h) = 45 \text{ চে.মি.। আকৌ, } h_1 = 45 + h_2 \dots \dots (1)$$

আমি প্ৰথমে শংকু OAB আৰু OCD বৰ্গে উচ্চতা ক্ৰমে h_1 আৰু h_2 নিৰ্ণয় কৰিব লাগে।

যিহেতু OPB আৰু OQD ত্ৰিভুজ সদৃশ (কিয় ?), আমি পাওঁ—

$$\frac{h_1}{h_2} = \frac{28}{7} = \frac{4}{1} \dots \dots (2)$$

$$(1) \text{ আৰু } (2) \text{ৰ পৰা আমি পাওঁ, } h_2 = 15 \text{ চে.মি. আৰু } h_1 = 60 \text{ চে.মি.}$$

এতিয়া শংকুচেদৰ আয়তন = OAB শংকুৰ আয়তন – OCD শংকুৰ আয়তন

$$= \left[\frac{1}{3} \cdot \frac{22}{7} \cdot (28)^2 \cdot (60) - \frac{1}{3} \cdot \frac{22}{7} \cdot (7)^2 \cdot (15) \right] \text{ ঘন চে.মি.}$$

$$= 48510 \text{ ঘন চে.মি.}$$

OCD আৰু OAB শংকুৰ হেলনীয়া উচ্চতা ক্ৰমে l_2 আৰু l_1 ইয়াৰপৰা পাওঁ

$$l_2 = \sqrt{(7)^2 + (15)^2} = 16.55 \text{ চে.মি. (প্ৰায়)}$$

$$l_1 = \sqrt{(28)^2 + (60)^2} = 4\sqrt{(7)^2 + (15)^2} = 4 \times 16.55 = 66.20 \text{ চে.মি.}$$

এতেকে, শংকুচেদৰ বক্ৰপৃষ্ঠকালি = $\pi r_1 l_1 - \pi r_2 l_2$

$$= \frac{22}{7} (28)(66.20) - \frac{22}{7} (7)(16.55)$$

$$= 5461.5 \text{ বৰ্গ চে.মি.}$$

এতিয়া, শংকুচেদৰ মুঠ পৃষ্ঠকালি = বক্ৰপৃষ্ঠকালি + $\pi r_1^2 + \pi r_2^2$

$$= 5461.5 \text{ বৰ্গ চে.মি.} + \frac{22}{7} (28)^2 \text{ বৰ্গ চে.মি.} + \frac{22}{7} (7)^2 \text{ বৰ্গ চে.মি.}$$

$$= 5461.5 \text{ বৰ্গ চে.মি.} + 2464 \text{ বৰ্গ চে.মি.} + 154 \text{ বৰ্গ চে.মি.}$$

$$= 8079.5 \text{ বৰ্গ চে.মি.}$$

ধৰাহ'ল, শংকুচেদ এটুকুৰাক উচ্চতা h , হেলনীয়া উচ্চতা l , আৰু মূৰৰ ব্যাসাদৰ্শ r_1 আৰু r_2

$(r_1 > r_2)$ । তেন্তে আমি শংকুচেদটুকুৰাৰ আয়তন, বক্ৰপৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি প্ৰত্যেকভাৱে তলৰ সূত্ৰৰ সহায়ত উলিয়াৰ পাৰোহক।

$$(i) \text{ শংকুচেদ এটুকুৰাৰ আয়তন} = \frac{1}{3}\pi h(r_1^2 + r_2^2 + r_1 r_2).$$

$$(ii) \text{ শংকুচেদ টুকুৰাৰ বক্ৰ পৃষ্ঠকালি} = \pi(r_1 + r_2)l, \text{ য'ত } l = \sqrt{h^2 + (r_1 - r_2)^2}.$$

$$(iii) \text{ শংকুচেদ টুকুৰাৰ মুঠ পৃষ্ঠকালি} = \pi l(r_1 + r_2) + \pi r_1^2 + \pi r_2^2, \text{ য'ত } l = \sqrt{h^2 + (r_1 - r_2)^2}.$$

এই সূত্ৰসমূহ সদৃশ ত্ৰিভুজৰ ধাৰণা ব্যৱহাৰ কৰি প্ৰতিষ্ঠা কৰিব পাৰি। কিন্তু ইয়াত প্ৰতিষ্ঠা কৰি দেখুওৱা নাই।

এতিয়া উদাহৰণ 12 সূত্ৰৰ সহায়ত সমাধান কৰোহক।

$$(i) \text{ শংকুচেদ টুকুৰাৰ আয়তন} = \frac{1}{3}\pi h(r_1^2 + r_2^2 + r_1 r_2)$$

$$= \frac{1}{3} \cdot \frac{22}{7} \cdot 45 \cdot [(28)^2 + (7)^2 + (28)(7)] \text{ ঘন চে.মি.}$$

$$= 48510 \text{ ঘন চে.মি.}$$

$$(ii) \text{ আমি পাওঁ } l = \sqrt{h^2 + (r_1 - r_2)^2}$$

$$= \sqrt{(45)^2 + (28 - 7)^2} \text{ চে.মি.}$$

$$= 3\sqrt{(15)^2 + (7)^2}$$

$$= 49.65 \text{ চে.মি.}$$

$$\text{গতিকে শংকুচেদটোৰ বক্ৰ পৃষ্ঠকালি} = \pi(r_1 + r_2)l$$

$$= \frac{22}{7} (28 + 7) (49.65)$$

$$= 5461.5 \text{ বৰ্গ চে.মি.}$$


$$(iii) \text{ শংকুচেদ টুকুৰাৰ মুঠ পৃষ্ঠকালি} = \pi(r_1 + r_2)l + \pi r_1^2 + \pi r_2^2$$

$$= \left[5461.5 + \frac{22}{7}(28)^2 + \frac{22}{7}(7)^2 \right] \text{ বৰ্গ চে.মি.}$$

$$= 8079.5 \text{ বৰ্গ চে.মি.}$$

এই সূত্ৰকেইটা কিছুমান উদাহৰণত ব্যৱহাৰ কৰোঁ আহা—

উদাহরণ 13 : শিরনাথ আৰু তেওঁৰ পত্নী গংগাই কুঁহিয়াৰ
ৰসবপৰা গুড় বনোৱাত ব্যস্ত। তেওঁলোকে কুঁহিয়াৰৰ
ৰসখিনি পগাই (শোধন কৰে) জুলীয়া গুড় প্ৰস্তুত কৰে
আৰু সেয়া 14 চে.মি. উচ্চতা আৰু দুই বৃত্তাকাৰ মূৰৰ
ব্যাসাৰ্দ্ধ 30 চে.মি. আৰু 35 চে.মি. বিশিষ্ট এটা শংকুছেদে
আকৃতিৰ পাত্ৰত বাকী থয়। যদি প্ৰতি ঘন চে.মি. গুড়ৰ
ভৰ 1.2 গ্ৰাম, তেন্তে প্ৰতিটো পাত্ৰত খোৱা গুড়ৰ ভৰ



চিত্ৰ 13.22

$$\text{নিৰ্ণয় কৰা } (\text{চিত্ৰ } 13.22) \left(\pi = \frac{22}{7} \text{ লোৱা} \right)$$

সমাধান : যিহেতু পাত্ৰটোৰ আকৃতি এটা শংকুছেদেৰ নিচিনা, গুড়ৰ পৰিমাণ (আয়তন) যিখিনি পাত্ৰটোত

$$\begin{aligned} \text{থ'ব পাৰি} &= \frac{\pi}{3} h \left(r_1^2 + r_2^2 + r_1 r_2 \right), \text{ য'ত } r_1 \text{ ডাঙৰ ভূমিব্যাসাৰ্দ্ধ আৰু } r_2 \text{ সৰু ভূমিৰ ব্যাসাৰ্দ্ধ} \\ &= \frac{1}{3} \times \frac{22}{7} \times 14 \left[\left(\frac{35}{2} \right)^2 + \left(\frac{30}{2} \right)^2 + \left(\frac{35}{2} \times \frac{30}{2} \right) \right] \text{ ঘন চে.মি.} \\ &= 11641.7 \text{ ঘন চে.মি.} \end{aligned}$$

এইটো দিয়া আছে যে, 1 ঘন চে.মি. গুড়ৰ ভৰ 1.2 গ্ৰাম, গতিকে পাত্ৰটোত থ'ব পৰা গুড়ৰ ভৰ


$$= (11641.7 \times 1.2) \text{ গ্ৰাম}$$

$$= 13970.04 \text{ গ্ৰাম}$$

$$= 13.97 \text{ কে.জি.}$$

$$= 14 \text{ কি.গ্ৰাম (প্ৰায়)}$$

উদাহৰণ 14 : এটা শংকুছেদে আকৃতিৰ ধাতুৰ এটা বাল্টি একে
ধাতুৰ পাত্ৰে নিৰ্মিত এটা খোলা বেলনৰ ওপৰত প্ৰতিষ্ঠা কৰা
হৈছে (চিত্ৰ 13.23)। বাল্টিৰ দুই বৃত্তাকাৰ মূৰৰ ব্যাস 45 চে.মি.
আৰু 25 চে.মি. আৰু বাল্টিটোৰ মুঠ উচ্চতা 40 চে.মি. আৰু বেলন
আকৃতিৰ ভূমিৰ উচ্চতা 6 চে.মি.। বাল্টিটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ
কৰা ধাতুৰ পাতচটাৰ কালি নিৰ্ণয় কৰা, য'ত আমি হেণ্ডেলডাল
বিবেচনা নকৰোঁ। বাল্টিত ভৰাৰ পৰা পানীৰ আয়তনো নিৰ্ণয় কৰা
($\pi = \frac{22}{7}$ লোৱা)।



চিত্ৰ 13.23

সমাধান : বাল্টিটোৰ মুঠ উচ্চতা = 40 চে.মি., য'ত ভূমিৰ উচ্চতাও

অন্তভুক্ত। গতিকে, শংকুৰ ছেদাংশৰ উচ্চতা = $(40 - 6)$ চে.মি. = 34 চে.মি।

সেইবাবে, ছেদাংশ টুকুৰাটোৰ হেলনীয়া উচ্চতা $l = \sqrt{h^2 + (r_1 - r_2)^2}$, য'ত $r_1 = 22.5$ চে.মি., $r_2 = 12.5$ চে.মি. আৰু $h = 34$ চে.মি.

$$\text{গতিকে, } l = \sqrt{34^2 + (22.5 - 12.5)^2} \text{ চে.মি.}$$

$$= \sqrt{34^2 + 10^2} = 35.44 \text{ চে.মি.}$$

ব্যৱহৃত ধাতুৰ পাতচটাৰ কালি—

$$\begin{aligned} &= \text{শংকুৰ ছেদাংশৰ বক্ৰপৃষ্ঠকালি} + \text{বৃত্তাকাৰ ভূমিৰ কালি} + \text{বেলনৰ বক্ৰপৃষ্ঠৰ কালি।} \\ &= [\pi \times 35.44 (22.5 + 12.5) + \pi \times (12.5)^2 + 2\pi \times 12.5 \times 6] \text{ বৰ্গ চে.মি.} \\ &= \frac{22}{7} (1240.4 + 156.25 + 150) \text{ বৰ্গ চে.মি.} \\ &= 4860.9 \text{ বৰ্গ চে.মি.} \end{aligned}$$

এতিয়া বাল্টিটোত ভৰাব পৰা পানীৰ আয়তন (বাল্টিৰ ধাৰণ ক্ষমতা)

$$\begin{aligned} &= \frac{\pi \times h}{3} \times (r_1^2 + r_2^2 + r_1 r_2) \\ &= \frac{22}{7} \times \frac{34}{3} \times [(22.5)^2 + (12.5)^2 + 22.5 \times 12.5] \text{ ঘন চে.মি.} \\ &= \frac{22}{7} \times \frac{34}{3} \times 943.75 \\ &= 33615.48 \text{ ঘন চে.মি.} \\ &= 33.62 \text{ লিটাৰ (প্রায়)} \end{aligned}$$

অনুশীলনী ৩ 13.4

অন্য ধৰণে উল্লেখ নাথাকিলে $\pi = \frac{22}{7}$ ল'বা।

- এটা পানীখোৱা গিলাচ এটা 14 চে.মি. উচ্চতাৰ শংকুছেদ। ইয়াৰ দুই বৃত্তাকাৰ মূৰৰ ব্যাস 4 চে.মি. আৰু 2 চে.মি। গিলাচৰ ধাৰণ ক্ষমতা নিৰ্ণয় কৰা।
- এটা শংকুছেদৰ হেলনীয়া উচ্চতা 4 চে.মি. আৰু ইয়াৰ বৃত্তাকাৰ মূৰৰ পৰিসীমা (পৰিধি) হ'ল 18 চে.মি. আৰু 6 চে.মি। শংকুছেদটোৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা।

3. তুকীসকলে পরিধান কৰা এটা টুপী (fez) এটা শংকুচেদৰ নিচিনা (চিৰ 13.24 চোৱা)। ইয়াৰ খোলা মুখৰ ব্যাসাৰ্দ্ধ 10 চে.মি., ওপৰৰ ভূমিৰ ব্যাসাৰ্দ্ধ 4 চে.মি. আৰু হেলনীয়া উচ্চতা 15 চে.মি। এইটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থৰ কালি উলিওৱা।
4. 16 চে.মি. উচ্চতাৰ শংকুচেদ এটুকুৰাৰ নিচিনা ধাতুৰ পাতেৰে নিৰ্মিত মুখৰ খোলা পাত্ৰ এটাৰ তলৰ আৰু ওপৰৰ ভূমিৰ ব্যাসাৰ্দ্ধক্ৰমে 8 চে.মি. আৰু 20 চে.মি। প্ৰতিলিটাৰত 20 টকা দৰত লোৱা গাধীৰেৰে পাত্ৰটো পূৰ্ণ কৰিবলৈ কিমান খৰচ পৰিব নিৰ্গয় কৰা। পাত্ৰটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা ধাতুৰ পাতৰ খৰচ উলিওৱা যদি ইয়াৰ দাম প্ৰতি 100 বৰ্গ চে.মি.ত 8 টকা। ($\pi = 3.14$ লোৱা)
5. 20 চে.মি. ওখ আৰু 60° শীৰ্ষকোণ বিশিষ্ট ধাতুৰ লম্বীযৰুত্তাকাৰ শংকু এটাক ভূমিৰ সমান্তবালকে এখন সমতলে মাজতে দুটা ভাগ কৰি কাটিছে। যদি এনেদৰে পোৱা শংকুচেদটোৰপৰা $\frac{1}{16}$ চে.মি. ব্যাসৰ তাৰ প্ৰস্তুত কৰা হয়, তাৰভালৰ দৈৰ্ঘ্য নিৰ্গয় কৰা।



চিৰ 13.24


অনুশীলনী : 13.5 (ঐচ্ছিক)*

1. 3 মি.মি. ব্যাসৰ এডাল তামৰ তাৰ, 12 চে.মি. ওখ আৰু 10 চে.মি. ব্যাসৰ এটা বেলনৰ বাহিৰফালে মেৰিওৱা হৈছে যাতে বেলনটোৰ বক্রপৃষ্ঠ সম্পূৰ্ণৰূপে ঢাক খায়। তাৰভালৰ দৈৰ্ঘ্য আৰু ভৰ, তামৰ ঘনত্ব 8.48 গ্ৰাম প্ৰতিঘনচে.মি. ধৰি লৈ নিৰ্গয় কৰা।
2. এটা সমকোণী ত্ৰিভুজ যাৰ বাহু 3 চে.মি. আৰু 4 চে.মি. (অতিভুজৰ বাদে), ইয়াৰ অতিভুজৰ সাপেক্ষে ঘূৰোৱা হৈছে। এনেদৰে ঘূৰ্ণনৰ ফলত গঠিত হৈতে শংকুৰ আয়তন আৰু পৃষ্ঠকালি নিৰ্গয় কৰা (π ৰ মান সুবিধামতে লোৱা)।
3. এটা জলাধাৰৰ ভিতৰৰ জোখ 150 চে.মি. \times 120 চে.মি. \times 110 চে.মি., ইয়াত থকা পানীৰ পৰিমাণ 129600 ঘন চে.মি। ইয়াত ছিদ্ৰযুক্ত ইটাৰ টুকুৰা এনেভাৰে ভাৰোৱা হয় যে পানী কাষলৈকে পূৰ্ণ হয়। প্ৰতিটুকুৰা ইটাৰ নিজৰ আয়তনৰ এক সপ্তদশাংশ পানী শোষণ কৰে। প্ৰতিটুকুৰা ইটাৰ জোখ 22.5 চে.মি. \times 7.5 চে.মি. \times 6.5 চে.মি. হ'লৈ পানী বাগৰি নোয়োৱালৈ কিমান টুকুৰা ইটা ভৰাৰ পৰা যাব?
4. এটা মাহৰ এটা পমেকত** নদী এখনৰ উপত্যকাত 10 চে.মি. বৰষুণ হৈছিল। অঞ্চলটোৰ কালি 97280 বৰ্গ কিলোমিটাৰ, দেখুওৱা যে মুঠ বৰষুণৰ পৰিমাণ প্ৰায় 1072 কি.মি. দীঘল, 75 মি: বহল আৰু 3 মি: গতীৰতাৰ তিনিখন নদীত থকা স্বাভাৱিক পানীৰ মুঠ পানীৰ সমান।

* এই অনুশীলনীটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়।

** পমেকৰ অৰ্থ মাহটোৰ আধা অৰ্থাৎ 15 দিন।

5. টিনপাতেৰে বনোৱা এটা তেলৰ চুপিৰ বেলন আকৃতিৰ অংশৰ দৈৰ্ঘ্য 10 চে.মি., এটা শংকুচেদৰ লগত সংযোগ কৰা হৈছে। যদি মুঠ উচ্চতা 22 চে.মি., বেলন অংশৰ ব্যাস 8 চে.মি. আৰু চুপিৰ ওপৰৰ অংশৰ ব্যাস 18 চে.মি., তেন্তে চুপিটো নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা টিনপাতৰ কালি উলিওৱা (চিত্ৰ 13.25)।



চিত্ৰ 13.25

6. 13.5 অনুচ্ছেদত দিয়া শংকুচেদৰ বক্রপৃষ্ঠৰ কালি আৰু মুঠ পৃষ্ঠকালিৰ বাবে দিয়া সূত্ৰকেইটা নিৰ্গত কৰা (প্ৰতিষ্ঠা কৰা), ব্যাখ্যা কৰা মতে চিহ্ন ব্যৱহাৰ কৰিব।

7. 13.5 অনুচ্ছেদত দিয়া শংকুচেদৰ আয়তন সম্বন্ধীয় সূত্ৰটো ব্যাখ্যা কৰা, ব্যাখ্যাত ব্যৱহাৰ কৰা চিহ্ন ব্যৱহাৰ কৰিব।

13.6. সাৰাংশ (Summary) :

এই অধ্যায়ত তোমালোকে তেলৰ কথাখিনি শিকিলা—

1. দুটা প্ৰাথমিক গোটা বস্তু যেনে, চৌপল বা আয়তীয় ঘনক, শংকু, বেলন, গোলক আৰু অর্ধগোলক, সংযোগ কৰি পোৱা বস্তুৰ পৃষ্ঠকালি নিৰ্গত কৰাৰ কৌশল।
2. চৌপল, শংকু, বেলন, গোলক আৰু অর্ধগোলকৰ যিকোনো দুটা সংযোগ কৰি পোৱা বস্তুৰ আয়তন নিৰ্গত কৰাৰ কৌশল।
3. এটা লম্বীয় বৃত্তাকাৰ শংকুক ভূমিৰ সমান্তৰালকৈ এখন সমতলেৰে কাটি যেতিয়া সৰু শংকু আকৃতিৰ অংশটো আঁতবাই দিয়া হয়, এনেকৈ পোৱা গোটা বস্তুক এটা লম্বীয় বৃত্তাকাৰ শংকুৰ শংকুচেদ (Frustum) বোলা হয়।
4. এটা শংকুৰ শংকুচেদ টুকুৰাৰ লগত জড়িত সূত্ৰ :

$$(i) \text{ শংকু এটাৰ শংকুচেদৰ আয়তন} = \frac{1}{3}\pi h(r_1^2 + r_2^2 + r_1 r_2).$$

$$(ii) \text{ শংকু এটাৰ শংকুচেদৰ বক্রপৃষ্ঠকালি} = \pi l(r_1 + r_2), \text{ য'ত } l = \sqrt{h^2 + (r_1 - r_2)^2}.$$

$$(iii) \text{ শংকু এটাৰ শংকুচেদৰ মুঠ পৃষ্ঠকালি} = \pi l(r_1 + r_2) + \pi(r_1^2 + r_2^2)$$

য'ত h = শংকুচেদৰ উলম্ব উচ্চতা,

l = শংকুচেদৰ হেলনীয়া উচ্চতা

r_1 আৰু r_2 শংকুচেদৰ দুই ভূমি(মূৰ)ৰ ব্যাসাৰ্দ্দ।